


1 (Sem-5/FYUGP) BCM 45 MJ

2025

COMMERCE (Accounting)



Paper : BCM0500504

(Indirect Taxes)

Full Marks : 60

Time : 2½ hours

*The figures in the margin indicate full marks
for the questions.*

1. Answer the following as directed : 1×8=8

তলত দিয়াবোৰৰ নিৰ্দেশানুসৰি উত্তৰ দিয়া :

- (a) Define indirect tax.

পৰোক্ষ কৰ সংজ্ঞায়িত কৰা।

- (b) VAT is collected as a part of the _____ at every point of sale where value is added.

(Fill in the blank)

মূল্য সংযোজন কৰা প্ৰতিটো বিক্ৰী স্থানত _____ৰ অংশ
হিচাপে VAT সংগ্ৰহ কৰা হয়।

(খালী ঠাই পূৰণ কৰা)

5555
100%

1

5555
100%

1

2

3

4

(2)

- (c) Assessable value is the value on which duty is payable as a _____ (under excise laws).

(Fill in the blank)

মূল্যায়নযোগ্য মূল্য হ'ল সেই মূল্য যাৰ ওপৰত শুদ্ধ _____ হিচাপে প্রদান কৰা হয় (আবকাৰী আইনৰ অধীনত)।

(খালী ঠাই পূৰণ কৰা)

- (d) According to the Customs Act, 1962, the term 'baggage' does not include motor vehicle.

(Write true or false)

কাষ্টম এষ্ট, 1962 অনুসৰি 'বেগেজ' শব্দটোৱে মটৰ গাড়ী অন্তৰ্ভুক্ত নকৰে।

(শুদ্ধ নে অশুদ্ধ লিখা)

- (e) What is GSTN?

GSTN মানে কি?

- (f) GST has removed the _____ effect of taxes.

(Fill in the blank)

GST-এ কৰৰ _____ প্রভাৱ আঁতৰাই পেলাইছে।

(খালী ঠাই পূৰণ কৰা)

(3)

- (g) A person without GST registration can collect tax.

(Write true or false)

GST পঞ্জীয়ন নথকা এজন মানুহে কৰ সংগ্ৰহ কৰিব পাৰে।

(শুদ্ধ নে অশুদ্ধ লিখা)

- (h) The first two digits of the GSTIN is the _____ code.

(Fill in the blank)

GSTINৰ প্ৰথম দুটা সংখ্যা হৈছে _____ ক'ড।

(খালী ঠাই পূৰণ কৰা)

2. Answer the following questions (any six) :

2×6=12

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা (যি কোনো ছয়টা) :

- (a) What is excisable goods under the Central Excise Act?

কেন্দ্ৰীয় আবকাৰী আইনৰ অধীনত আবকাৰী সামগ্ৰী কি?

- (b) Explain any two features of VAT.

VATৰ যি কোনো দুটা বৈশিষ্ট্য ব্যাখ্যা কৰা।

- (c) Differentiate between direct and indirect taxes.

প্ৰত্যক্ষ আৰু পৰোক্ষ কৰৰ পাৰ্থক্য কৰা।

(4)

- (d) What is Goods and Services Tax (GST)?
সামগ্ৰী আৰু সেৱা কৰ (GST) কি ?
- (e) What are exempted goods under GST?
GSTৰ অধীনত বেহাই পোৱা সামগ্ৰী কি কি ?
- (f) What is input tax credit?
ইনপুট টেক্স ক্রেডিট কি ?
- (g) What is the threshold limit for GST registration?
GST পঞ্জীয়নৰ থ্ৰেছহোল্ড সীমা কি ?
- (h) Explain 'place of supply' in GST.
GSTত 'যোগানৰ স্থান' ব্যাখ্যা কৰা।
- (i) Define 'casual taxable person' under GST.
GSTৰ অধীনত 'আকস্মিক কৰযোগ্য ব্যক্তি'ক সংজ্ঞায়িত কৰা।
- (j) Give the meaning of 'dutiable goods' under the Customs Act, 1962.
কাষ্টম আইন, 1962ৰ অধীনত 'শুল্কযোগ্য সামগ্ৰী'ৰ অৰ্থ লিখা।

(5)

3. Answer the following questions (any four) :

5×4=20

নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া (যি কোনো চাৰিটা) :

- (a) Explain the composition scheme under GST and its beneficiaries.
GSTৰ অধীনত গঠন আঁচনি আৰু ইয়াৰ হিতাধিকাৰীসকলৰ বিষয়ে ব্যাখ্যা কৰা।
- (b) Describe the procedure of GST registration.
GST পঞ্জীয়নৰ পদ্ধতি বৰ্ণনা কৰা।
- (c) What are 'prohibited goods' under the Customs Act, 1962? Why are certain goods prohibited under this Act? 2+3=5
কাষ্টম আইন, 1962ৰ অধীনত নিষিদ্ধ সামগ্ৰী কি কি ?
এই আইনৰ অধীনত কিছুমান সামগ্ৰী কিয় নিষিদ্ধ কৰা হৈছে ?
- (d) Write a detailed note on valuation of petroleum products for levy of excise duty.
আবকাৰী শুল্ক আৰোপৰ বাবে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্যায়নৰ ওপৰত এটা বিশদ টোকা লিখা।
- (e) Illustrate the calculation of GST on a product with a given example.
কোনো এটা সামগ্ৰীৰ ওপৰত GST গণনাৰ দৃষ্টান্ত এটা উদাহৰণৰ সৈতে দেখুওৱা।



- (f) Discuss the impact of GST on business.
ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত GSTৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।
- (g) Describe the custom procedure of export of goods.
সামগ্ৰী বণ্টানিৰ কাষ্টম পদ্ধতি বৰ্ণনা কৰা।
- (h) Discuss VAT system.
VAT ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।

4. Answer any *two* of the following questions :

10×2=20

তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া :

- (a) Critically analyze the advantages and challenges of implementing GST in India.

ভাৰতত GST কপায়ণৰ সুবিধা আৰু প্ৰত্যাহ্বানসমূহৰ সমালোচনাত্মক বিশ্লেষণ কৰা।

- (b) Prepare the GST invoice for a sale transaction of goods worth ₹ 1,00,000 with applicable GST rates.

প্ৰযোজ্য GST হাৰৰ সৈতে 1,00,000 মূল্যৰ সামগ্ৰীৰ লেনদেনৰ বাবে GST চালান প্ৰস্তুত কৰা।

- (c) Write a note on the position of Central Excise Law after the introduction of GST in India.

ভাৰতত GST প্ৰৱৰ্তনৰ পিছত কেন্দ্ৰীয় আবকাৰী আইনৰ স্থিতিৰ ওপৰত এটা টোকা লিখা।

- (d) What is tax invoice under GST? Write a note on the provisions relating to tax invoice.

GSTৰ অধীনত কৰ চালান কি? কৰ চালানৰ সৈতে জড়িত বিধানসমূহৰ ওপৰত এটা টোকা লিখা।

- (e) A company imports goods worth ₹ 5,00,000. Explain the custom duty calculation process including various duties and cess applicable.

এটা কোম্পানীয়ে ₹ 5,00,000 মূল্যৰ সামগ্ৰী আমদানী কৰে। প্ৰযোজ্য বিভিন্ন শুল্ক আৰু চেক্স ধৰি শুল্ক গণনা প্ৰক্ৰিয়া ব্যাখ্যা কৰা।

